

2024

CHEMISTRY

(Theory)

Full Marks : 70
Pass Marks : 21

Time : 3 hours

The figures in the margin indicate full marks for the questions

ALLOTMENT OF MARKS

Q. No. 1 carries 1 mark each (any eight) : $1 \times 8 = 8$

Q. No. 2 carries 2 marks each (any ten) : $2 \times 10 = 20$

Q. No. 3 carries 3 marks each (any nine) : $3 \times 9 = 27$

Q. No. 4 carries 5 marks each (any three) : $5 \times 3 = 15$

Total = 70

(2)

1. Write very short answers (any eight) :

অতি চমু উত্তর লিখা (যি কোনো আঠটা) :

- (a) Name the state of matter which has definite volume but no definite shape.

পদার্থের অবস্থাটোর নাম দিয়া যাৰ নিৰ্দিষ্ট আয়তন থাকে কিন্তু নিৰ্দিষ্ট আকৃতি নাথাকে।

- (b) Mention the electrical charge of an electron in coulomb unit.

কুলম্ব এককত এটা ইলেক্ট্রনৰ বৈদ্যুতিক আধান উল্লেখ কৰা।

- (c) Select the atom from the following that releases the highest energy on addition of an electron to it :

তলত দিয়াবোৰ পৰা পৰমাণুটো চিনাক্ত কৰা যিয়ে এটা ইলেক্ট্রন গ্ৰহণ কৰিলে সৰোচ পৰিমাণৰ শক্তি এৰি দিয়ে :

F, Cl, Br, I

- (d) Define electrovalent bond.

ইলেক্ট্ৰযোজী বাহনিৰ সংজ্ঞা দিয়া।

- (e) What is state function? Give an example.

অবস্থাগত ফলন কি? এটা উদাহৰণ দিয়া।

$$1 \times 8 = 8$$

(3)

- (f) Select the extensive properties of a thermodynamic system from the following :

তলত দিয়াবোৰ পৰা এটা তাপগতীয় তন্ত্ৰৰ প্ৰসাৰী ধৰ্মবোৰ বাছনি কৰা :

- (i) Volume

আয়তন

- (ii) Density

ঘনত্ব

- (iii) Temperature

উষ্ণতা

- (iv) Internal energy

আভ্যন্তৰীণ শক্তি

- (g) State True or False :

"Equilibrium involving physical process is possible only in a closed system at a given temperature."

সত্য নে অসত্য লিখা :

"'ভৌতিক প্ৰক্ৰিয়াত মাথো আৱদ্ধ তন্ত্ৰতহে কোনো প্ৰদত্ত উষ্ণতাত সাম্য সৃষ্টি কৰা।'

- (h) Find out the oxidation number of Cl in HClO_4 .

HClO_4 ত Clৰ জাৰণ সংখ্যাটো উলিওৱা।

/435


/435

[Contd.

(4)


- (i) Write the IUPAC name of the following compound :

তলত দিয়া ঘোষণার IUPAC নাম লিখা :



- (j) Name the class to which the following reaction belongs :

প্রণীটোর নাম দিয়া য'ত তলত দিয়া বিক্রিয়াটো অন্তর্ভুক্ত :



- (k) The hydrogen atoms of $\text{H}-\text{C}\equiv\text{C}-\text{H}$ system are acidic. Give reason.

$\text{H}-\text{C}\equiv\text{C}-\text{H}$ হাইড্রজেন পরমাণুবোর আলিক। কারণ দর্শেরা।

- (l) Give example of an aromatic hydrocarbon which is said to be carcinogenic.

এটা এর'মেটিক হাইড্রকার্বন উদাহরণ দিয়া যাক কর্টোগ সৃষ্টিকৰী বুলি কোরা হয়।

/435

(5)

2. Write short answers (any ten) :

চমু উত্তর লিখা (যি কোনো দহটা) :

$2 \times 10 = 20$

- (a) Define atomic mass unit. The mass of an atom of hydrogen is 1.6736×10^{-24} g. Express this in atomic mass unit.

$1+1=2$

পারমাণবিক ভৰ এককৰ সংজ্ঞা দিয়া। এটা হাইড্'জেন পরমাণুৰ ভৰ হ'ল 1.6736×10^{-24} g. ইয়াক পারমাণবিক ভৰ এককত প্ৰকাশ কৰা।

- (b) Write the number of moles of electron, proton and neutron in 1 mole each of ${}_1^1\text{H}$ and ${}_1^2\text{H}$.

${}_1^1\text{H}$ আৰু ${}_1^2\text{H}$ ৰ প্ৰত্যেকৰে 1 ম'লত থকা ইলেক্ট্ৰন, প্ৰট'ন আৰু নিউট্ৰনৰ ম'ল সংখ্যা লিখা।

- (c) State the postulates of Bohr's model of atoms.

ব'ৰ পৰমাণু আৰিৰ স্থিকায়বোৰ লিখা।

- (d) Calculate the mass of a photon with wavelength 400 nm. [Consider, velocity of light = $3 \times 10^8 \text{ m s}^{-1}$]

400 nm তৰংগদৈৰ্ঘ্যুক্ত ফটনৰ ভৰ গণনা কৰা। [ধৰি লোৱা, পোত্তৰ গতিবেগ = $3 \times 10^8 \text{ m s}^{-1}$]

/435

[Contd.

(6)

- (e) Arrange the following in increasing order with respect to the parameter given in the brackets : $1 \times 2 = 2$

বন্ধনীর ভিতৰত দিয়া কাৰক সাপেক্ষে তলত দিয়াবোৰ উৎক্ৰমত সজোৱা :

- (i) C, N, O, F (First ionization enthalpy)

C, N, O, F (প্ৰথম আয়নীকৰণ এন্থালপি)

- (ii) Li, Na, K, Cs (Electronegativity)

Li, Na, K, Cs (বিদ্যুৎখণ্ডতা)

- (f) Arrange the following in decreasing order with respect to the parameter given in the brackets : $1 \times 2 = 2$

বন্ধনীর ভিতৰত দিয়া কাৰক সাপেক্ষে তলত দিয়াবোৰ অধঃক্রমত সজোৱা :

- (i) O_2 , O_2^+ , O_2^- , O_2^{++} (Bond order)

O_2 , O_2^+ , O_2^- , O_2^{++} (বান্ধনি ক্রম)

- (ii) ClF_3 , BF_3 , NH_4^+ , H_2O (Bond angle)

ClF_3 , BF_3 , NH_4^+ , H_2O (বান্ধনি কোণ)

- (g) What is intramolecular hydrogen bond? Explain by giving an example. $1 + 1 = 2$

আন্তঃআণৱিক হাইড্ৰ'জেন বান্ধনি কি? এটা উদাহৰণ দি ব্যাখ্যা কৰা।

(7)

- (h) Explain the similarities and dissimilarities between open system and closed system.

মুক্ত তন্ত্র আৰু আৰদ্ধ তন্ত্র সাদৃশ্য আৰু বৈকল্পিকসমূহ ব্যাখ্যা কৰা।




$1 + 1 = 2$

- (i) Define internal energy of a system. A system of 1 mol of a gas is changed from state I to state II by supplying 5 kJ amount of heat energy. During this change, the system has done a work equivalent to 3 kJ. What will be the change of internal energy of the system? $1 + 1 = 2$

কোনো তন্ত্র আভ্যন্তৰীণ শক্তিৰ সংজ্ঞা দিয়া। 5 kJ তাৰিখতি যোগান ধৰি কোনো এটা তন্ত্রক অৱস্থা I-ৰ পৰা অৱস্থা II-লৈ পৰিৱৰ্তিত কৰা হ'ল। পৰিৱৰ্তনটোত তন্ত্রটোৱে 3 kJ শক্তিৰ সমান কাৰ্য সম্পন্ন কৰে। তন্ত্রটোৱে আভ্যন্তৰীণ শক্তিৰ পৰিৱৰ্তন কিমান?

- (j) Find out the relationship between equilibrium constants (i) K_c and K'_c , and (ii) K_c and K''_c in the following reactions :

তলত দিয়া বিক্ৰিয়াবোৰত সাম্য প্ৰৰূপ (i) K_c আৰু K'_c , আৰু (ii) K_c আৰু K''_c -ৰ যাজত সম্বন্ধ উলিওৱা :




/435

/435


[Contd.

(8)

- (k) Balance the following chemical equation by ion-electron method :




আয়ন-ইলেক্ট্রন পদ্ধতিরে তলত দিয়া বাসায়নিক সমীকরণটো সমতুলিত কৰা :



- (l) Select the electrophiles and nucleophiles from the following : $\frac{1}{2} \times 4 = 2$

তলত দিয়াবোৰ পৰা ইলেক্ট্ৰ'ফাইল আৰু নিউক্লিয়'ফাইলবোৰ চয়ন কৰা :



- (m) Write the formula and name of the species obtained by homolytic and heterolytic cleavage of C—Br bond in CH_3Br .

CH_3Br ৰ C—Br বান্ধনিৰ সমবিভঙ্গন আৰু বিষমবিভঙ্গনৰ ফলত উৎপন্ন হোৱা নমুনাবোৰ সংকেত আৰু নাম লিখা।

- (n) Write the name and sawhorse projection of the two most stable and most unstable conformers of ethane.

ইথেনৰ আটাইটকৈ সুস্থিৰ আৰু আটাইটকৈ অস্থিৰ কনফৰমেশন দুটাৰ নাম আৰু ছ'হৰ্ষ সংকেত লিখা।

(9)

3. Answer any nine of the following questions :

তলত দিয়াবোৰ যি কোনো নটা প্ৰশ্নৰ উত্তৰ কৰা :

$3 \times 9 = 27$

- (a) State the law of multiple proportion. Explain the law by taking example of oxides of nitrogen. $1+2=3$

গুণানুপাত সূত্ৰটো লিখা। নাইট্ৰজেনৰ অক্সাইডবোৰক উদাহৰণ হিচাবে লৈ সূত্ৰটো ব্যাখ্যা কৰা।

- (b) 0.66 g of propane is completely burnt in air. Find the mass of oxygen consumed and mole of CO_2 produced in the reaction.

0.66 g প্ৰ'পেন বায়ুৰ উপস্থিতিত সম্পূৰ্ণকৈ দহন কৰা হ'ল। বিক্ৰিয়াত থ'বছ হোৱা অক্সিজেনৰ ডৰ আৰু উৎপন্ন হোৱা CO_2 ৰ ঘ'ল সংখ্যা উলিওৱা।

- (c) Describe Rutherford's α -ray scattering experiment. Mention one major conclusion drawn from the said experiment.

ৰাডারফ'র্ডৰ α -কণা বিচ্ছুব্ধ পৰীক্ষাটো বৰ্ণনা কৰা। উত্তৰ সম্পৰীক্ষাৰ পৰা পোৱা এটা প্ৰধান মন্তব্য উল্লেখ কৰা।

- (d) State the modern periodic law. How many groups and periods are there in the long form of the modern periodic table? To which period of the table does the first transition element series belong?

আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা। দীৰ্ঘকৃতিৰ আধুনিক পৰ্যাবৃত্ত তালিকাত কিমানটা বৰ্গ আৰু পৰ্যায় আছে? পৰ্যাবৃত্ত তালিকাখনৰ কোনটো পৰ্যায়ত সংক্ৰমণশীল মৌলৰ প্ৰথম শ্ৰেণীটো অন্তৰ্ভুক্ত?

$1+1+1=3$

(10)

- (e) Write the number of periodic group of the long form of the periodic table to which the element with atomic number 104 belongs. Write the IUPAC systematic name and symbol of the element.

$$1+1+1=3$$

দীর্ঘকৃতির আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গটোৱে সংখ্যা লিখা য'ত পৰমাণু ক্ৰমাংক
104 মৌলটো অন্তৰ্ভুক্ত। মৌলটোৱে IUPAC পদ্ধতিগত নাম আৰু চিহ্ন লিখা।

- (f) What is the full form of VSEPR? Write four main postulates of the VSEPR theory.

$$1+2=3$$

VSEPR-ৰ সম্পূর্ণ আকৃতিটো কি? VSEPR তত্ত্ব চাৰিটা মূল স্বীকাৰ্য লিখা।

- (g) Give reasons :

কাৰণ দৰ্শোৱা :

- (i) Dipole moment of NF_3 is lower than that of NH_3 .

NH_3 তকে NF_3 -ৰ দ্বিমেৰ আমক কৰা।

- (ii) He_2 molecule does not exist.

He_2 অণুৰ অস্তিত্ব নাই।

- (h) (i) State and explain the Hess's law of constant heat summation.


2

হেছ-ৰ ছিৰ তাপ সংকলনৰ সূত্ৰটো লিখা আৰু ব্যাখ্যা কৰা।

/435


(11)

- (ii). What is the enthalpy of formation of water? Given



$$\Delta_f H^\circ = -571.66 \text{ kJ}$$


পনীৰ সংগঠন এন্থালপি কিমান? দিয়া আছে—



$$\Delta_f H^\circ = -571.66 \text{ kJ}$$

- (i) Calculate the equilibrium partial pressure of CO_2 and CO for the reaction of pure graphite with $\text{CO}_2(\text{g})$ at initial pressure of 0.45 bar according to the following reaction at 900 K :

900 K-ত বিশুদ্ধ গ্ৰেফাইট আৰু প্ৰাৰম্ভিক চাপ 0.45 bar-ত থকা CO_2 -কেৰ
তলত দিয়া বিক্ৰিয়াত CO_2 আৰু CO-ৰ সাম্যাৰহাত আংশিক চাপ গণনা কৰা :



- (ii) Two containers having $\text{CuSO}_4(\text{aq})$ and $\text{ZnSO}_4(\text{aq})$ solutions are connected internally by a salt bridge. The two containers are also connected externally by a wire joining a copper rod dipped in CuSO_4 solution and a zinc rod dipped in ZnSO_4 solution. What type of reactions will occur in the arrangement? Discuss in detail.

$\text{CuSO}_4(\text{aq})$ আৰু $\text{ZnSO}_4(\text{aq})$ দৰ থকা দুটা পাত্ৰ আভ্যন্তৰীণভাৱে জৰুৰ
সেতুৰে সংযোগ কৰা হৈছে। CuSO_4 দৰ থকা পাত্ৰত Cu ৰড আৰু
 ZnSO_4 দৰ থকা পাত্ৰত Zn ৰড লৈ পাত্ৰ দুটা তাঁৰেৰে বাহ্যিকভাৱে সংযোগ
কৰা হৈছে। সঁজুলিটোত কি ধৰণৰ বিক্ৰিয়া সংঘটিত হ'ব? বিশদভাৱে আলোচনা
কৰা।

1435

[Contd.

(12)

- (k) Define R_f of a component in a paper chromatographic experiment. How is it determined? $1+2=3$

পত্রপৃষ্ঠ বর্ণনের সম্পর্কিত কোনো উপাংশের R_f -এর সংজ্ঞা দিয়া। ইয়াক কেনেকৈ
নির্ণয় কৰা হয়?

- (l) How is Lassaigne's filtrate prepared? What is the major change that occurs in the organic compound during Lassaigne's filtrate preparation? $2+1=3$

লাসাইনের পরিশ্রম কেনেকৈ প্রস্তুত কৰা হয়? লাসাইনের পরিশ্রম প্রস্তুতি জৈর
যোগটোৰ কি প্রধান পৰিৱৰ্তন হয়?

- (m) Write the structural formula and name of all the possible isomers obtained from butene (C_4H_8). 3

বিউটেন (C_4H_8)-এর পৰা সম্ভব সকলোৰে সমযোগীৰ গঠন-সংকেত আৰু নাম
লিখা।

- (n) What is Kharasch effect? How will you utilize it to convert 2-bromopropane into 1-bromopropane? $1+2=3$

খাৰাছ প্ৰভাৱ কি? 2-ব্ৰ'ম'প্ৰ'পেনক 1-ব্ৰ'ম'প্ৰ'পেনলৈ পৰিৱৰ্তন কৰাত ইয়াক
কেনেকৈ ব্যৱহাৰ কৰিবা?

(13)

4. Answer any three of the following questions :

 $5 \times 3 = 15$

তলত দিয়াৰোৰ বি কোনো তিনিটাৰ উত্তৰ কৰিবা :

- (a) State and explain the Pauli's exclusion principle. Mention the possible sets of quantum numbers of all the electrons present in $2p$ -orbitals of nitrogen atom.

 $2+3=5$

পাউলিৰ বহিকৰণ সূত্ৰটো লিখি ব্যাখ্যা কৰা। নাইট্ৰ'জেন পৰমাণুৰ $2p$ -কক্ষকৰ
আটাইবোৰ ইলেক্ট্ৰনৰ কোৱান্টাম সংখ্যাৰ সংহতিবোৰ উল্লেখ কৰা।

- (b) (i) The heat required by 5 g of a metal to raise its temperature from 22°C to 25°C is 13.35 J . Find out the specific heat of the metal.

1


কোনো এটা ধাতুৰ 5 g-ৰ উক্তা 22°C ৰে পৰা 25°C লৈ উন্নীত কৰাত
 13.35 J তাপ প্ৰয়োজন হ'ল। ধাতুটোৰ আপেক্ষিক তাপ উলিওৱা।

- (ii) Discuss the conditions for spontaneity of a reaction.

2

কোনো বিক্ৰিয়াৰ স্বতঃস্ফূৰ্ততাৰ চৰ্তসমূহ আলোচনা কৰা।


- (iii) The changes in enthalpy and entropy of the reaction



at 298 K are -1648 kJ and -549.4 J K^{-1}
respectively. Comment on the spontaneity of the reaction.

2

(14)



বিক্রিয়াটোত 298 K উপর্যুক্ত এন্থালপি আৰু এন্ট্রপিৰ পৰিৱৰ্তন হ'ল
ক্ৰমান্বয়ে -1648 kJ আৰু -549.4 J K⁻¹. বিক্রিয়াটোৰ স্বতঃস্ফূর্ততাৰ
ওপৰত মন্তব্য দিয়া।

(c) (i) Arrange the following in decreasing order with respect to acid strength : 1×2=2

আলিক তীব্ৰতা সাপেক্ষে তলত দিয়াবোৰ অধঃক্ৰমত সজোৱা :

(1) HBr, HCl, HF, HI

(2) CH₄, HF, H₂O, NH₃

(ii) What is buffer solution? 1

বাফাৰ দ্রৰ কি?

(iii) Find out the following equation for dissociation of a weak acid : 2

এটা মুদু এছিডৰ বিয়োজনৰ ক্ষেত্ৰত তলত দিয়া সমীকৰণটো উলিওৱা :

$$K_a = \frac{\alpha^2 c}{(1-\alpha)}$$

(d) What are carbocations? How are they classified? How does stability of different types of carbocations vary? Discuss in detail. 1+1+3=5

কাৰ'কেটায়নবোৰ কি? এইবোৰক কেনেকৈ শ্ৰেণীভুক্ত কৰা হয়? বিভিন্ন ধৰণৰ
কাৰ'কেটায়নৰ সুস্থিৰতা কেনেকৈ পৰিৱৰ্তিত হয়? বিশদভাৱে আলোচনা কৰা।